



## নাগৰিক সমবায় বেংক লিমিটেড

মুখ্য কাৰ্যালয় : আশ্ৰম ৰোড, উলুবাৰী  
গুৱাহাটী - ৭৮১০০৭

### অংশীদাৰ সকললৈ আবেদন

প্ৰতি,  
মাননীয় অংশীদাৰ  
নাগৰিক সমবায় বেংক লিমিটেড

নমস্কাৰ,

আপোনাক জনাওঁ যে বিগত বৰ্ষবোৰৰ দৰে চলিত বৰ্ষৰ অংশীদাৰ সকলৰ বাৰ্ষিক সাধাৰণ পৰিষদৰ সভাখন অহা ২১ চেপ্তেম্বৰ, ২০২৫ ইং তাৰিখ দেওবাৰে দিনৰ ১১ বজাত উজান বজাৰস্থিত 'বিবেকানন্দ কেন্দ্ৰ ইনষ্টিটিউট অব্ কালচাৰ উইলিয়ামচন মেগৰ প্ৰেক্ষাগৃহ'ত অনুষ্ঠিত হ'ব। উক্ত সভাৰ বিধিগত জাননী আৰু সভাত আলোচনা কৰিবলগীয়া আৱশ্যকীয় মূল বিষয়ৰ নথিপত্ৰ এই পত্ৰৰ লগতে আপোনাৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰা হ'ল।

সভাত নিশ্চিতভাৱে উপস্থিত থাকি সভাখন অনুষ্ঠিত কৰাত সহযোগ কৰিবলৈ আপোনাক নিমন্ত্ৰণ জনালোঁ।

ইতি

তাৰিখ : ০১-০৯-২০২৫ ইং

শ্ৰী প্ৰভাকৰ শৰ্মা  
মুখ্য কাৰ্য্যবাহী বিষয়া  
নাগৰিক সমবায় বেংক লিমিটেড  
দূৰভাষ : ৭৮৯৬৮৭৪৭৬৬

বিঃ দ্ৰঃ সভাৰ অন্তত সকলোৰে বাবে ভোজনৰ ব্যৱস্থা কৰা হৈছে।



# NAGARIK SAMABAY BANK LTD

Head Office : ASCARD Bank Building  
Ashram Road, Ulubari, Guwahati-781007

## NOTICE

Notice is hereby given that the Twenty Seventh Annual General Assembly of the Nagarik Samabay Bank Ltd; Guwahati will be held on the **21<sup>st</sup> September, 2025 (Sunday)** at **11 AM** at the premises of the **Vivekananda Kendra Institute of Culture, Uzanbazar, Guwahati- 781001** to transact the business as per under- mentioned agenda. All members of the bank who are eligible to vote at the meeting are requested to attend the meeting at the scheduled date, time and venue.

The meeting, if adjourned, will be held on the **28<sup>th</sup> September, 2025 (Sunday)** at **11 AM** at the same venue.

### **Agenda of the Meeting:**

1. Chairman to take Chair
2. Briefing of the Objects of the Meeting
3. Adoption of Condolence Resolution
4. Welcome Address by the Chairman.
5. To confirm the proceedings of the 26 th Annual General Assembly of the bank held on the 8<sup>th</sup> September, 2024.
6. To consider and adopt the Annual Report, Balance Sheet as at 31.03.2025, Profit & Loss Account for the year ended 31.03.2025 and to consider the Statutory Audit Report of the bank for the year 2024-2025.
7. To consider and adopt the Budget estimates for the financial year 2025-2026 as recommended by the Board of Directors of the bank.
8. To fix the maximum amount of liability to be incurred during the year 2025-2026 & the maximum rate of interest payable on deposits.
9. To appoint duly qualified Internal Auditor/Concurrent Auditor for the year 2025-2026 and to fix his/ her/ their remuneration.
10. Discussion and Decision on the Amendment of Bye Laws.
11. Approval for the official flag of the Bank to be used for all official purposes.
12. To review matters as specified in Section 30 of the Assam Cooperative Societies Act 2007 (Assam Act IV of 2012) as amended.
13. To transact any other business with the approval of the Chairman.
14. Vote of Thanks.
15. Declaration of the Closure of the Meeting.

*By order of the Board of Directors*

**Sd/-**

**Pravakar Sharma**

Chief Executive Officer  
Nagarik Samabay Bank Ltd.  
Phone : 7896874766

Date : 01.09.2025  
Place : Guwahati

**NB:** The Annual Report and Proposed Amendment of Bye Laws may be downloaded from the Bank's website [www.nagarikbank.info](http://www.nagarikbank.info) or obtained from any branch or the Head Office during office hours, prior to the AGM.